

(বিভাগীয় অনাপত্তি (NOC) ফরম)
 (সরকারি/আধাসরকারি/স্বায়ত্তশাসিত/রাষ্ট্রায়ন্ত সংস্থা)
 সিলেট এম এ জি ওসমানী মেডিকেল কলেজ হাসপাতাল, সিলেট।

স্মারক নং: ২৬৬

তারিখ: ২৬/১/৩২

বিষয়ঃ জনাবা কনিকা বিশ্বাস, পিতা: কিরন চন্দ্ৰ বিশ্বাস এর আন্তর্জাতিক পাসপোর্ট কৰাৰ জন্য বিভাগীয় অনাপত্তি প্ৰদান প্ৰসঙ্গে।

জনাবা কনিকা বিশ্বাস, পিতা: কিরন চন্দ্ৰ বিশ্বাস কাৰ্যালয়েৰ নামঃ সিলেট এম এ জি ওসমানী মেডিকেল কলেজ হাসপাতাল, সিলেট স্থায়ী পদেৰ নাম (প্ৰযোজ্য ক্ষেত্ৰে ব্যক্তিগত পৱিত্ৰিত নম্বৰসহ): সিনিয়ৱ স্টাফ নাৰ্স ৱৰ্ষে নিযুক্ত আছেন। তাৰ একটি আন্তর্জাতিক পাসপোর্টেৰ আবেদনপত্ৰ প্ৰযোজনীয় ব্যবস্থা গ্ৰহণেৰ জন্য এতদৰ্শ প্ৰেৰিত হলো। পুলিশ বিভাগোৱ মাধ্যমে ইতিপূৰ্বে তাৰ পূৰ্ব পৱিত্ৰ ও চৱিত্ৰ প্ৰতিপাদিত হয়েছে এবং তাৰ বিৱৰণে কিছুই বলাৰ নাই।

২। উক্ত আবেদনকাৰীৰ জাতীয় পৱিত্ৰ নম্বৰঃ - - - 9 1 9 6 2 1 0 2 1 7 0 9 1

৩। উক্ত আবেদনকাৰীৰ অবসৱ গ্ৰহণেৰ তারিখঃ 0 4 1 1 2 0 2 6

৪। উক্ত আবেদনকাৰী কৰ্মকৰ্তা অন্দ্ৰ ভবিষ্যতে সৱকাৰী/ব্যক্তিগত কাজে বিদেশ গমনে ইচ্ছুক এবং তাঁকে ছুটি দেওয়া হবে। তাৰ বিদেশ অবস্থানকালীন অনুপস্থিতি কৰ্মৱত অবস্থা বলে বিবেচিত হবে বিধায় তাঁকে ছাড়পত্ৰেৰ অবাধ সুবিধাসমূহ প্ৰদানে কোন আপত্তি নাই।

৫। উক্ত আবেদনকাৰী কৰ্মকৰ্তা/কৰ্মচাৰীৰ পৱিত্ৰবৰ্গেৰ বিবৱণ (নিৰ্ভৰশীল স্বামী/স্ত্ৰী এবং ১৫ বছৰেৰ নিচে অপ্রাঙ্গবয়স্ক সন্তানদেৱ পাসপোর্ট কৰাৰ ক্ষেত্ৰে প্ৰযোজ্য):

ক্ৰঃ নং	সদস্যেৰ নাম	সম্পর্ক (✓ (টিক) দিন)	জন্ম তারিখ ও বয়স
১		স্বামী/স্ত্ৰী	
২		পুত্ৰ/কন্যা	
৩		পুত্ৰ/কন্যা	

৬। উক্ত আবেদনকাৰী এবং তাৰ পৱিত্ৰাবেৱেৰ সদস্যবৃন্দ ইচ্ছা/নিবেশাধিকাৰ/জন্মসূত্ৰে/বংশসূত্ৰে বাংলাদেশেৰ নাগৰিক।



এন.ও.সি প্ৰদানকাৰী কৰ্মকৰ্তাৰ
 নামসহ সীল
 (মন্ত্ৰণালয়/অধিদপ্তৰ/পৰিদপ্তৰ/বিভাগ/
 কৰ্পোৱেশন এৱে প্ৰধান কৰ্মকৰ্তা/কৰ্মপক্ষে
 জেলাৰ প্ৰধান কৰ্মকৰ্তা)
 ডাঃ আবুল কালাম আজাদ
 সহকাৰী পৱিত্ৰলক (প্ৰাপ্তি)
 সিলেট এম.এ.জি ওসমানী মেডিকেল
 কলেজ হাসপাতাল, সিলেট।

স্বাক্ষৰঃ ৩০/১/২১

নামঃ ডাঃ আবুল কালাম আজাদ

পদবীঃ সহকাৰী পৱিত্ৰলক (প্ৰাপ্তি)

টেলিফোন নম্বৰঃ ০৮২১-৭২১৬৪৪৮

ওয়েব এড্ৰেছঃ www.somch.gov.bd

ই-মেইলঃ magomch@hospidghs.gov.bd

প্রাপক,
 পৱিত্ৰলক/উপ-পৱিত্ৰলক/সহকাৰী পৱিত্ৰলক
 বিভাগীয় পাসপোর্ট ও ভিসা অফিস/আঞ্চলিক পাসপোর্ট অফিস

Qm
৮/১/৩২